



PNB 1166

शाखा कार्यालय: _____

তারিখ: _____

অস্থায়ী প্রাপ্তি স্বীকার

_____. টকাৰ ঋণ সুবিধাৰ বাবে আবেদন গ্ৰহণ কৰা হৈছে।
পঞ্জীকৃত ইমেইলত থকা ইমেইল আৰু এছএমএছৰ, আৰু ইউজাৰ আইডি আৰু পাছৱৰ্ড থকা
মোবাইল ফোনৰ জৰিয়তে, এটা ব্যৱস্থাই সৃষ্টি কৰা স্বীকৃতি আপোনালৈ প্ৰেৰণ কৰা হ'ব যাৰ
যোগেদি আপুনি আমাৰ কৰ্পৰেট ৱেবছাইট www.pnbindia.in ত লগিং কৰি আপোনাৰ
আবেদনৰ স্থিতিৰ বিষয়ে জানিব পাৰিব।

शाखा पदाधिकारीৰ স্বাক্ষৰ

১০০ লাখ টকা পৰ্যন্ত ঋণৰ বাবে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া
উদ্যোগ (এমএছএমই)ৰ বাবে আবেদন

চেকলিষ্ট অনুসৰি নথি-পত্ৰৰ সৈতে দাখিল কৰিব লাগিব

১।	ইউনিট / আবেদনকাৰীৰ নাম *	
----	--------------------------	--

২।	পঞ্জীকৃত কাৰ্যালয় ঠিকনা*	
----	---------------------------	--

৩।	ফেক্টৰী / দোকান/ ব্যৱসায়ৰ ঠিকনা*	
----	-----------------------------------	--

টেলিফোন নম্বৰ*	
ই-মেইল আইডি*	
মোবাইল নম্বৰ*	
পেন কাৰ্ড নম্বৰ	
জিএছটি নম্বৰ	
ইউএএন (উদ্যোগ আধাৰ নং)	

৪।	আবেদনকাৰী এছটি/এছটি/অ'বিটি/সংখ্যালঘু সম্প্ৰদায় ইত্যাদি* কাৰ অন্তৰ্গত	√	এছটি	এছটি	অ'বিটি	সংখ্যালঘু	সাধাৰণ
----	---	---	------	------	--------	-----------	--------

৫।	গঠন	√	প্ৰপ্ৰাইটেৰী	পাৰ্টনাৰশ্বিপ	প্ৰাইভেট লিমিটেড	লিমিটেড কোম্পানী	ক'-অপাৰেটিভ ছচাইটি	অন্য (নিৰ্দিষ্ট কৰক)
----	-----	---	--------------	---------------	---------------------	---------------------	-----------------------	-------------------------

৬।	প্ৰতিষ্ঠাৰ তাৰিখ*	
----	-------------------	--

৭।	ৰাজ্য*:		ঋণ আৱশ্যক হোৱা মহানগৰ*:		জিলা:	
	ঋণ আৱশ্যক হোৱা শাখা:					

৮।	কোম্পানীৰ প্ৰপ্ৰাইটেৰ/পাৰ্টনাৰ/ডাইৰেক্টৰসকলৰ নাম আৰু তেওঁলোকৰ ঠিকনা :*				
ক্ৰঃনং	নাম	জন্মৰ তাৰিখ	পিতৃ/সহধৰ্মিনী	শিক্ষাগত অৰ্হতা	মোবাইল নম্বৰ
১।					

২।					
৩।					

৮।	কোম্পানীৰ প্ৰপ্ৰাইটেৰ/পাৰ্টনাৰ/ডাইৰেক্টৰসকলৰ নাম আৰু তেওঁলোকৰ ঠিকনা:*				
ক্ৰঃনং	পেন নং	আৱাসিক ঠিকনা	টেলিফোন নম্বৰ	কাম কৰাৰ অভিজ্ঞতা (বছৰ)	
১।					
২।					
৩।					

৯।	কামৰ লাইন*	বৰ্তমান :
		প্ৰস্তাৱিত (#)

বৰ্তমানৰ কামতকৈ যদি বেলেগ কাম হয়।

১০। সংলগ্ন সংশ্লিষ্টৰ নাম আৰু সংযুক্তিৰ প্ৰকৃতি:

সংলগ্ন সংশ্লিষ্টৰ নাম	সংলগ্ন সংশ্লিষ্টৰ ঠিকনা	বৰ্তমান কাৰ সৈতে বেংকিং কৰি আছে	সংযুক্তিৰ প্ৰকৃতি	প্ৰপ্ৰাইটেৰ/পাৰ্টনাৰ/ডাই ৰেক্টৰ হিচাপে সুতৰ প্ৰসাৰ/বা সংলগ্ন সংশ্লিষ্টত কেৱল বিনিয়োগকাৰী

১১।	বেংকৰ পদাধিকাৰী/বেংকৰ সঞ্চালকৰ সৈতে প্ৰপ্ৰাইটেৰ/পাৰ্টনাৰ/ডাইৰেক্টৰৰ সম্পৰ্ক: বাছনি কৰক (হয়/নহয়)	
-----	--	--

১২(ক)।	বেংকিং/ঋণৰ সুবিধা (বৰ্তমান) (লাখ টকা হিচাপে)						
	সুবিধাৰ প্ৰকাৰ	সীমা (লাখত)	 তাৰিখে বাকী আছে	বৰ্তমান কাৰ সৈতে বেংকিং	দাখিল কৰা আমানত	আৰঅ'আই	পুনৰ পৰিশোধৰ সময়
	কাৰেণ্ট একাউন্ট						
	নগদ ঋণ						

	টাৰ্ম লোন						
--	-----------	--	--	--	--	--	--

	এলচি/বিজি						
	অন্য						
	মুঠ						
	পিএনবিৰ সৈতে যদি বেংকিং কৰে, গ্ৰাহক আইডি দিয়া হ'ব						
১২(খ)।	প্ৰমাণ কৰা হ'ল যে অতীতে আমাৰ ইউনিটে আন কোনো বেংক/বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লোৱা নাই আৰু ওপৰৰ ১২(ক)ত উল্লিখিতৰ বাহিৰে মই আন কোনো বেংক/বিত্তীয় প্ৰতিষ্ঠানৰ ওচৰত ঋণী হৈ থকা নাই।						

১৩।	ঋণৰ সুবিধা (প্ৰস্তাৱিত)*				
	সুবিধাৰ প্ৰকাৰ	পৰিমাণ (লাখত)	আৱশ্যক হোৱাৰ উদ্দেশ্য	প্ৰদান কৰা আমানত	
				প্ৰাথমিক আমানত (আনুমানিক মূল্যসহ সবিশেষ উল্লেখ কৰক)	আনুষংগিক আমানত প্ৰদান কৰা হৈছিলনে (হয় নে নহয় উল্লেখ কৰক) (যদি হয়, তেলে স্তম্ভ ১৫ত সবিশেষ দিয়ক) হয়/নহয়
	নগদ ঋণ**				
	টাৰ্ম লোন				
	এলচি/বিজি				
	অন্যান্য				
	মুঠ				

**আবেদন কৰা নগদ ঋণৰ সীমাৰ ভিত্তি							
নগদ ঋণ	প্ৰকল্প কৰা হৈছে						
	বিক্ৰী	মাহত কৰ্ম চক্ৰ	ইনভেণ্টৰী	ঋণী	পাওনাদাৰ	অন্য বৰ্তমান সম্পত্তি	প্ৰম'টাৰৰ অৰিহণা

*বাধ্যতামূলক ক্ষেত্ৰ

১৪। টাৰ্ম লোন আৱশ্যকতাৰ ক্ষেত্ৰত, প্ৰস্তাৱিত যন্ত্ৰ-পাতি/সঁজুলিৰ সবিশেষ তলত দিয়াৰ দৰে :-

যন্ত্রপাতি/সঁজুলিৰ প্ৰকাৰ	আৱশ্যক হোৱাৰ উদ্দেশ্য	আমদানিকৃত নে থলুৱা	যোগনীয়াৰ নাম	যন্ত্ৰপাতিৰ মুঠ ব্যয় (যদি আমদানিকৃত যন্ত্ৰপাতি হয়, তেন্তে মূল ব্যয়, পৰিবহণ, বীমা আৰু সীমা শুদ্ধৰ বিৱৰণ দিব পাৰে)	প্ৰমাণটোৰসকলে আগবঢ়োৱা অৰিহণা	আৱশ্যকীয় ঋণ
মুঠ						

টোকা: অধিক যন্ত্ৰপাতিৰ ক্ষেত্ৰত, তালিকা অনুসৰি যন্ত্ৰপাতি/সঁজুলিৰ সবিশেষ গাঁথি দিব পাৰে।

১৫। ৩য় পক্ষৰ গেৰাণ্টিসহ প্ৰদান কৰা আনুষংগিক আমানতৰ সবিশেষ, যদি আছে :-

(* আৰবিআইৰ নিৰ্দেশনা অনুসৰি, এমএছএমই ইউনিটক ১০ লাখ টকা পৰ্যন্ত ঋণ দিয়াৰ ক্ষেত্ৰত বেংকে আনুষংগিক আমানত
নলয়)

(ক) নিশ্চয়তা যদি প্ৰদান কৰা হয়:-

ক্ৰঃ নং	নিশ্চয়তা প্ৰদানকাৰীৰ নাম	ঠিকনা	লওঁতাৰ সৈতে সম্পৰ্ক	মুঠ পৰিমাণ	টেলিফোন নম্বৰ	মোবাইল নম্বৰ	পেন নং	ঋণ যদি আছে

(ই) অন্য আনুষংগিক আমানত :-

ক্ৰঃনং	আনুষংগিক আমানতৰ গৰাকীৰ নাম	আনুষংগিক আমানত			
		প্ৰকৃতি	সবিশেষ	ক্ষেত্ৰ	মূল্য (লাখ টকা হিচাপত)

১৬।	অতীতৰ কাম/ভৱিষ্যতৰ পৰিকল্পনা (পূৰ্বৰ দুটা বছৰৰ প্ৰকৃত কাম, চলিত বছৰৰ পৰিকল্পনা আৰু কামৰ মূলধনী সুবিধা প্ৰদান কৰিবলগীয়া পৰৱৰ্তী বছৰৰ প্ৰস্তুতি। অৱশ্যে টাৰ্ম লোন সুবিধাৰ বাবে ঋণৰ পুনৰ পৰিশোধৰ প্ৰস্তাৱিত বছৰলৈকে কৰা প্ৰস্তুতি পৃথকে প্ৰদান কৰিব লাগিব।
পৰিমাণ লাখত	

		বিগত বৰ্ষ ২ (প্ৰকৃত)	বিগত বৰ্ষ ১ (প্ৰকৃত)	চলিত বৰ্ষ (অনুমান)	পৰৱৰ্তী বৰ্ষ (পৰিকল্পনা)
	মুঠ বিক্ৰী				
	মুঠ লাভ				
	মূলধন ((কোম্পানীৰ ক্ষেত্ৰত মুঠ পৰিমাণ)				

১৭।	সতৰ্কতামূলক বাধ্যবাধকতাৰ ক্ষেত্ৰত স্থিতি:				
	সতৰ্কতামূলক বাধ্যবাধকতা: মন্তব্য (প্ৰাসংগিক বাধ্যবাধকতা সম্পৰ্কীয় যিকোনো সবিশেষ দিব লাগিব।)				
	সামঞ্জস্য পূৰ্ণনে। হয়/নহয়/প্ৰযোজ্য নহয়, সঠিকটো বাছনি কৰক				
১।	স্বপ্ন এণ্ড এষ্টাব্লিছমেণ্ট এক্টৰ অধীনত পঞ্জীয়ন			হয় / নহয় / প্ৰযোজ্য নহয়	
২।	এছএছআই/এমএছএমইৰ অধীনত পঞ্জীয়ন (প্ৰভিজনেল/চুডাল্ট)			হয় / নহয় / প্ৰযোজ্য নহয়	
৩।	ড্ৰাগ লাইচেন্স (যদি প্ৰযোজ্য)			হয় / নহয় / প্ৰযোজ্য নহয়	
৪।	শেহতীয়া বিক্ৰী/ভিএটি কৰ ৰিটাৰ্ণ দাখিল কৰা হৈছে			হয় / নহয় / প্ৰযোজ্য নহয়	
৫।	শেহতীয়া আয় কৰ ৰিটাৰ্ণ দাখিল কৰা হৈছে			হয় / নহয় / প্ৰযোজ্য নহয়	
৬।	বাকী থকা আন যিকোনো সতৰ্কতামূলক দেয়			হয় / নহয় / প্ৰযোজ্য নহয়	
৭।	আন যিকোনো নিৰ্দিষ্ট কৰক			হয় / নহয় / প্ৰযোজ্য নহয়	

১৮।	আইডি প্ৰফ	✓	পাছপ'ৰ্ট:	ভোটাৰ পৰিচয় পত্ৰ:	পেন কাৰ্ড:	ড্ৰাইভিং লাইচেন্স:
			আধাৰ কাৰ্ড:	পৰিচয় পত্ৰ:		জব কাৰ্ড:
১৮ (ক)।	আইডি প্ৰফ নং					

১৯।	ঠিকনাৰ প্ৰমাণ	✓	বিদ্যুতৰ বিল:	টেলিফোন বিল:	আন যিকোনো বেংকৰ বেংক একাউন্ট ষ্টেটমেন্ট:	
			প্ৰতিষ্ঠিত নিযুক্তিকৰ্তাৰ পত্ৰ:	বেংকৰ সন্তুষ্টিৰ বাবে গ্ৰাহকৰ ঠিকনা সত্যাপিত কৰা স্বীকৃত চৰকাৰী কৰ্তৃপক্ষৰ পত্ৰ:		ৰেচন কাৰ্ড:
১৯ (ক)।	ঠিকনাৰ প্ৰমাণ নং					

২০।	ফটোৰ বাবে স্থান	ফটোৰ বাবে স্থান	ফটোৰ বাবে স্থান
	স্বাক্ষৰ	স্বাক্ষৰ	স্বাক্ষৰ
	প্ৰপ্ৰায়েটৰ/প্ৰতিজন পাৰ্টনাৰ/প্ৰতিজন কাৰ্যবাহী সঞ্চালকৰ এখনকৈ ফটো সন্নিৱিষ্ট কৰিব লাগিব।		

মই/আমি প্ৰমাণিত কৰোঁ যে মই/আমি দাখিল কৰা সকলো তথ্য সত্য; যে মই/আমি এই আবেদনত বাহিৰে ইউনিটটোৰ বাবে ঋণ লোৱাৰ কোনো ব্যৱস্থা কৰা নাই; আবেদনত উল্লেখ কৰাৰ বাহিৰে আন কোনো অতিদেয়/সতৰ্কতামূলক দেয় মোৰ/আমাৰ/প্ৰম'টাৰৰ বিপৰীতে নাই; যে মই/আমি মোৰ/আমাৰ আবেদনৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব পৰা আন সকলো তথ্য দাখিল কৰিম, যে এয়া আপুনি উপযুক্ত বুলি ভবা যিকোনো সংস্থাবে বিনিময় কৰিব পাৰে আৰু আপুনি, আপোনাৰ প্ৰতিনিধি, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰতিনিধি বা আপুনি কৰ্তৃত্ব প্ৰদান কৰা আন যিকোনো সংস্থাই, যিকোনো সময়ত, ওপৰত দিয়া আমাৰ ফেক্টবী/ব্যৱসায়ৰ চৌহদত মোৰ/আমাৰ সম্পত্তি, হিচাপ-নিকাচৰ নথি পৰিদৰ্শন/পৰীক্ষা কৰিব পাৰে।

তাৰিখ.....
স্থান.....

আবেদনকাৰীৰ স্বাক্ষৰ

শাখাৰ ব্যৱহাৰৰ বাবে:

- ১। আবেদন গ্ৰহণ কৰা হৈছে আৰু সন্নিৱিষ্ট কৰা হৈছে।
- ২। আবেদনকাৰীক প্ৰাপ্তি স্বীকাৰৰ পত্ৰ দিয়া হৈছে।
- ৩। আবেদনকাৰীৰ ফটো আৰু স্বাক্ষৰ শাখা পদাধিকাৰীৰ দ্বাৰা প্ৰত্যায়িত/প্ৰমাণিত হ'ব লাগিব।

শাখা পদাধিকাৰীৰ স্বাক্ষৰ

গ্ৰাহকে দাখিল কৰিবলগীয়া নথি-পত্ৰৰ চেক লিষ্ট

- ১) পৰিচয়ৰ প্ৰমাণ- প্ৰপ্ৰায়েটৰ, পাৰ্টনাৰ বা সঞ্চালকৰ বৰ্তমানৰ ভোটাৰ আইডি কাৰ্ড/পাছপ'ৰ্ট/ড্ৰাইভিং লাইচেন্স/পেন কাৰ্ড/ বৰ্তমানৰ বেংকাৰৰ পৰা স্বাক্ষৰ চিনাক্ত কৰণ (যদি কোম্পানী হয়)
- ২) বাসিন্দাৰ প্ৰমাণ - প্ৰপ্ৰায়েটৰ, পাৰ্টনাৰ বা সঞ্চালকৰ শেহতীয়া টেলিফোনৰ বিল, বিদ্যুতৰ বিল, সম্পত্তি কৰ ৰচিদ/পাছপ'ৰ্ট/ভোটাৰ আইডি কাৰ্ড (যদি কোম্পানী হয়)
- ৩) ব্যৱসায়ৰ ঠিকনাৰ প্ৰমাণ
- ৪) আবেদনকাৰী কোনো বেংক/বিত্তীয় প্রতিষ্ঠানত অবিকল্পিত হ'ব নালাগিব।
- ৫) বিক্ৰী কৰ ইত্যাদিসহ ইউনিটবোৰৰ বিগত তিনি বছৰৰ বেলেঞ্চ শ্বীট (২ লাখ আৰু ততোধিক টকাৰ সকলো ক্ষেত্ৰত প্ৰযোজ্য)। অৱশ্যে, ২৫ লাখ টকাৰ পুঁজি ভিত্তিক সীমাৰ তলৰ পৰিস্থিতিৰ বাবে যদি অডিট কৰা বেলেঞ্চ শ্বীট উপলব্ধ নহয় তেন্তে বেংকৰ প্ৰসাৰিত নিৰ্দেশনা অনুসৰি অডিট নকৰা বেলেঞ্চ শ্বীটো গ্ৰহণযোগ্য।
- ৬) কোম্পানীটোৰ এছ'চিয়েচনৰ মেম্বৰেণ্ডাম আৰু আৰ্টিকল/ অংশীদাৰসকলৰ অংশীদাৰিত্বৰ ডীড ইত্যাদি।
- ৭) শেহতীয়া আয়কৰ ৰিটাৰ্ণৰ সৈতে প্ৰমোটাৰ আৰু নিশ্চয়তাদাতাৰ সম্পত্তি আৰু দায়বদ্ধতাৰ বিৱৰণ।
- ৮) ভাড়া চুক্তি (যদি ব্যৱসায়িক চৌহদ ভাড়াত থাকে) আৰু প্ৰযোজ্য হ'লে প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ পৰা ক্লিয়াৰেন্স।
- ৯) প্ৰযোজ্য হ'লে এছএছআই/এমএছএমই পঞ্জীয়ন।
- ১০) কাৰ্য্যকৰী মূলধনৰ সীমাৰ ক্ষেত্ৰত অহা দুবছৰৰ বাবে আৰু ম্যাদী ঋণৰ ক্ষেত্ৰত ঋণৰ সময়সীমাৰ বাবে প্ৰকল্পিত বেলেঞ্চ শ্বীট (২ লাখ টকা আৰু তাৰ ওপৰৰ সকলো ক্ষেত্ৰত)
- ১১) অগ্ৰিম ধন লোৱাৰ ক্ষেত্ৰত, বৰ্তমানৰ বেংকাৰ/বিত্তীয় প্রতিষ্ঠানৰ পৰা পোৱা সুবিধাৰ অনুমোদন পত্ৰ-বিশদ চৰ্ত আৰু নিয়মৰ সৈতে।
- ১২) প্ৰাথমিক আৰু আনুষংগিক আমানত হিচাপে আগবঢ়োৱা সকলো সম্পত্তিৰ লীজ ডীড/টাইটেল ডীডৰ ফটোকপি।
- ১৩) বৰ্তমানৰ বেংকাৰসকলৰ পৰা একাউণ্টৰ অৱস্থান আৰু তেওঁলোকৰ সৈতে ষ্টেণ্ডাৰ্ড হোৱা সম্পত্তিৰ বিষয়ে নিশ্চিতি (টেকঅভাৰৰ ক্ষেত্ৰত)।

২৫ লাখ টকাৰ অধিক এক্সপজাৰৰ ঘটনাত

- ১৪) অডিট কৰা বেলেঞ্চ শ্বীট আৱশ্যকীয়।
- ১৫) ইউনিটটোৰ প্ৰফাইল (ইয়াত আছে প্ৰম'টাৰসকল, কোম্পানীৰ অন্য সঞ্চালকৰ নাম, কৰিবলৈ লোৱা কাম, সকলো কাৰ্যালয় আৰু প্ৰকল্পৰ ঠিকনা, শ্বেয়াৰ হল্ডিঙৰ পদ্ধতি ইত্যাদি।
- ১৬) এছচিয়েট/গ্ৰুপ কোম্পানীৰ বিগত তিনি বছৰৰ বেলেঞ্চ শ্বীট (যদি আছে)।
- ১৭) প্ৰকল্প প্ৰতিবেদন (প্ৰস্তাৱিত প্ৰকল্পৰ বাবে যদি টাৰ্ম ফাণ্ডিঙৰ প্ৰয়োজন হয়) য'ত আহৰণ কৰিবলগীয়া যন্ত্ৰপাতিৰ বিৱৰণ, কাৰ পৰা আহৰণ কৰা হ'ব, মূল্য, যোগানকাৰীৰ নাম, মেচিনৰ ক্ষমতা, ধাৰণা কৰা ক্ষমতাৰ ব্যৱহাৰ, উৎপাদন, বিক্ৰী, প্ৰকল্পিত লাভ আৰু লোকচানৰ দৰে বিত্তীয় বিৱৰণ আৰু প্ৰস্তাৱিত ঋণ পৰিশোধ কৰিবলগীয়া হোৱালৈকে পৰৱৰ্তী ৭ৰ পৰা ৮ বছৰৰ বাবে বেলেঞ্চ শ্বীট, শ্ৰমৰ সবিশেষ, ভাড়াতীয়া কৰ্মচাৰীৰ বিৱৰণ, এনে বিত্তীয় বিৱৰণ আদিৰ ধাৰণাৰ ভিত্তি ইত্যাদি।
- ১৮) মাহেকীয়া বিক্ৰী থকা একাউণ্টৰ পৰ্যালোচনা (পৰিমাণ আৰু মূল্য দুয়োটা), উৎপাদন (পৰিমাণ আৰু মূল্য), আমদানিকৃত কেঁচামাল (পৰিমাণ আৰু মূল্য), থলুৱা কেঁচামাল (পৰিমাণ আৰু মূল্য), প্ৰক্ৰিয়াত থকা মজুতৰ মূল্য, সম্পূৰ্ণ সামগ্ৰী (পৰিমাণ আৰু মূল্য), ঋণী, পাওনাদাৰ, বেংকৰ কাৰ্য্যকৰী মূলধনৰ বাবে বাকী থকা ধনৰ সীমা, ম্যাদী ঋণৰ সীমা, ৰেহাই দিয়া বিল।
- ১৯) প্ৰযোজ্য হ'লে উৎপাদন প্ৰক্ৰিয়া, কোম্পানীটোৰ কাৰ্য্যবাহীসকলৰ গুৰুত্বপূৰ্ণ প্ৰফাইল, যিকোনো টাই-আপ, আৰু ব্যৱহৃত কেঁচামাল আৰু সিবিলাকৰ যোগানকাৰীৰ বিষয়ে সবিশেষ, (ক্ৰেতাৰ সবিশেষ, প্ৰধান প্ৰতিযোগীসকলৰ সবিশেষ আৰু প্ৰতিযোগীৰ তুলনাত কোম্পানীটোৰ শক্তি আৰু দুৰ্বলতা আদি)।

(চেক লিষ্টখন কেৱল সূচক আৰু সম্পূৰ্ণ নহয় আৰু বিভিন্ন ঠাইত স্থানীয় প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োজন অনুসৰি সংযোজন কৰিব পৰা যাব)।